

37

47

Sessional Examination, 2024
Class : B. Com 2nd Semester
Sub : Corporate Accounting

Time : 1hr

Full Marks : 30

Answer any three : (যিকোনো তিনিটাৰ উত্তৰ কৰিবা) :

1. (a) Explain the types of Right issue of Stares.

4+6

অধিকাৰসূত্রে অংশপত্ৰৰ বিলিকৰণৰ প্ৰকাৰসমূহ ব্যাখ্যা কৰা।

- (b) The following items appeared in the Trial Balance of Sharma Ltd as on 31st March, 2024.

শৰ্মা লিমিটেডৰ 31 মাৰ্চ, 2024 ৰ উদ্ভূত মিলন পত্ৰত তলত দিয়া বিষয় সমূহ দেখা যায়-

50,000 Equity Stares of Rs. 10 each,	₹
Rs. 8 per share paid up	4,00,000
(10 টকা প্ৰতি দৰৰ 50,000 সমাংশ পত্ৰ, প্ৰতিৰ 8 টকাকৈ পৰিশোধ কৰা হয়।)	
Capital Redemption Reserve	40,000
(মূলধন পৰিশোধন পুঁজি)	
Securities Premium Account	35,000
(প্ৰতিভূতি প্ৰিমিয়াম হিচাপ)	
General Reserve (সাধাৰণ পুঁজি)	1,00,000
Surplus in Statement of Profit and Loss	50,000
(লাভ-লোকচান বিবৃতিৰ বাঁহি)	
Capital Reserve (including Rs 25,000 being profit on sale of machinery.	50,000

মূলধনী পুঁজি (বিক্ৰীত যন্ত্ৰপাতিৰ Rs 25,000 লাভ সহকাৰে)

P.T.O.

The Company decided to convert the partly paid equity Shares by way of bonus. Pass necessary Journal entries. It is desired that there should be minimum reduction in free reserves.

কোম্পানীয়ে আংশিকভাৱে পৰিশোধিত সমাংশপত্ৰ সমূহ বোনাচ হিচাপে পূৰ্ণ পৰিশোধিত কৰাৰ সিদ্ধান্ত লয়। আৱশ্যকীয় জাৰেদা প্ৰৱিষ্টি লিপিবদ্ধ কৰা। মুক্ত পুঁজিৰ পৰা সৰ্বনিম্ন ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

2 (a) Distinguish between Bonus shares and Right shares.

বোনাচ অংশপত্ৰ আৰু অধিকাৰ সূত্ৰে অংশপত্ৰৰ মাজত পাৰ্থক্য দেখুওৱা।

(b) Find out the value of a right of Infosys Ltd from the following particulars :

তলত দিয়া তথ্যৰ পৰা Infosys লিমিটেডৰ প্ৰতিটো অধিকাৰৰ মূল্য উলিওৱা।

(a) Market price of each share	₹ 345
প্ৰতিটো অংশৰ বজাৰ মূল্য	
(b) Price of each right share	100
প্ৰতি অধিকাৰসূত্ৰে অংশৰ দৰ	
(c) Ratio of right issue	2:5
অধিকাৰ অংশপত্ৰৰ বিলিৰ অনুপাত	

$$5+5=10$$

3. State the legal requirements related to preparation and presentation of Financial Statements of a Company.

কোম্পানীৰ বিত্তীয় বিবৃতি প্ৰস্তুত আৰু উপস্থাপন সম্পৰ্কীয় আইনগত আৱশ্যকীয়তা সমূহ উল্লেখ কৰা।

4. The following is the extract of Trial Balance of BD Ltd as on 31- 03-2024.

তলত BD লিমিটেডৰ 31-03-2024 তাৰিখৰ উদ্ধৃত মিলন পত্ৰৰ পৰা
তথ্য দিয়া হ'ল-

	₹
Sales (বিক্ৰয়)	12,00,000
Purchases (ক্ৰয়)	9,00,000
Opening Inventory (আৰম্ভণী মজুত)	2,80,000
Purchases Returns (ক্ৰয় ফিৰৎ)	40,000
Salaries (দৰমহা)	2,00,000
Dividend received (লাভ্যাংশ প্ৰাপ্তি)	24,000
Carriage Inward (ক্ৰয়জনিত পৰিবহণ ব্যয়)	2000
Advertisement (বিজ্ঞাপন)	30,000
Staff welfare expenses (কৰ্মচাৰীৰ কল্যাণ ব্যয়)	12,000
Dividend paid (লাভ্যাংশ পৰিশোধ)	32,000
Sales return (বিক্ৰয় ফিৰৎ)	50,000

Prepare a statement of Profit and Loss for the year ended 31st
March, 2024 after considering the following additional
information.

31 মাৰ্চ, 2024 তাৰিখত অন্ত পৰা বছৰৰ বাবে তলত দিয়া অতিৰিক্ত
তথ্যসমূহ বিবেচনা কৰি লাভ-লোকচান বিবৃতি প্ৰস্তুত কৰা।

	₹
1. Closing Inventory (সামৰণী মজুত)	4,00,000
2. Outstanding salary (অপ্ৰদত্ত দৰমহা)	10,000
3. Goods distributed as free sample (বিনামূলীয়া সামগ্ৰীৰ নমুনা বিতৰণ)	8000
4. Discount on Issue Debentures to be witten off (ঋণপত্ৰ বিলিৰ বাট্টা অৱলোপন কৰিব লাগে)	5,000

5. Explain the treatment of following items in the preparation of Final account of a Company-

কোম্পানী এটাৰ চূড়ান্ত হিচাপ প্ৰস্তুত কৰণত তলত দিয়া বিষয়সমূহৰ

লিখন পদ্ধতি ব্যাখ্যা কৰা -

$2 \frac{1}{2} \times 4 = 10$

(a) Preliminary expenses

(প্ৰাৰম্ভিক খৰছ)

(b) Provision for Income Tax

(আয়কৰৰ ভৱিষ্যৎ ব্যৱস্থা)

(c) Managerial Remuneration

(পৰিচালক সম্পৰ্কীয় দৰমহা)

(d) Calls-in-advance

(অগ্ৰীম প্ৰাপ্ত অলব)
